

ପାଲି-ଆବୃତ୍-ଅପର୍ଜନ୍ଧ
ଭାଷା ଆବୃତ୍ ସାହିତ୍ୟ

ମୁଦ୍ରା କରିଥିଲେ ଏତେ ପରିଚୟ
ମୁଦ୍ରଣ ପରିଚୟ ଏବଂ ପରିଚୟ
ମୁଦ୍ରଣ ପରିଚୟ ଏବଂ ପରିଚୟ
ମୁଦ୍ରଣ ପରିଚୟ ଏବଂ ପରିଚୟ

କେ. ଏମ. ପାବଲିଛି

ଡଃ ନଗେନ ଠାକୁର

ଡଃ ନଗେନ ଠାକୁର

ଶ୍ରୀମତୀ
ଚନ୍ଦ୍ର

ଆବୃତ୍-ପାଠ
(ପାଲି-ଆବୃତ୍ ଆବୃତ୍ ସାହିତ୍ୟ)

ଶ୍ରୀରାମଦ ଦେଵଗୋପାମୀ
ଡଃ ତ୍ରୀମକାନ୍ତ ବବ୍ରବା

ବୈନାରାତୀ ଶୈଖୀମାତ୍ରା

ଶ୍ରୀମତୀ
ଚନ୍ଦ୍ର

(১) ধ্বনিগত :

(ক) প্রাচীন ভারতীয় আর্য ভাষার বা বৈদিক-সংস্কৃত চৈধ্যটা স্বরধ্বনির ঠাইত প্রাকৃতত অ, আ, ই, ঈ, উ, ঊ, এ আৰু ও এই আঠেটা স্বরধ্বনিৰ ব্যৱহাৰ থাকিল; ঝ, ঙ, ঝঁ, -ৰ ব্যৱহাৰ একেবাৰে লুপ্ত হ'ল; ঝ-কাৰ অ, ই, উ, এ অথবা ব, বি, বু, আদি ৰ-কাৰ যুক্ত স্বৰলৈ পৰিৱৰ্তন হৈ ব্যৱহাৰ হ'ল; (উদাহৰণ পৰৱৰ্তী অধ্যায়ত দিয়া হৈছে।)

(খ) ঐ আৰু ঔ -ৰ ব্যৱহাৰ প্রাকৃতত নাইকিয়া হ'ল।

ঐ-কাৰ অধিকাংশ ক্ষেত্ৰত ‘এ’ হিচাপে পৰিৱৰ্তন হ'ল;

কেতিয়াবা ই বা ঈ অথবা ‘অই’ যুক্তস্বৰ হিচাপে পৰিৱৰ্তন হৈ ব্যৱহাৰ হ'ল।

ঔ-কাৰ ‘ও’-ত পৰিৱৰ্তন হৈ ব্যৱহাৰ হ'ল; কেতিয়াবা ‘উ’ বা ‘অউ’ হিচাপে পৰিৱৰ্তন হ'ল; (উদাহৰণ পৰৱৰ্তী অধ্যায়ত)

(গ) বৈদিক-সংস্কৃতৰ ‘অয়’ আৰু ‘অৱ’ এই দ্ব্যক্ষৰ স্বরধ্বনি যথাক্রমে ‘এ’ আৰু ‘ও’-ত পৰিৱৰ্তন হ'ল, (উদাহৰণ পৰৱৰ্তী অধ্যায়ত)

(ঘ) শ, ষ, স — এই উত্তোধ্বনি কেইটাৰ ভিতৰত ‘ষ’-ৰ ব্যৱহাৰ একেবাৰে নাইকিয়া হ'ল; একমাত্ৰ মাগধীত ‘শ’-ৰ ব্যৱহাৰ থাকিল, আন প্রাকৃতত কেৱল ‘স’-ৰ ব্যৱহাৰ হ'ল।

(ঙ) অর্ধ-মাগধীত অনিয়মিত ভাবে আৰু পৈশাচীত নিয়মিত ভাবে 'ন'-ৰ ব্যৱহাৰ হ'লেও আনকেইটা প্ৰাকৃতত কেৱল মুৰ্ধন্য 'ণ'-ৰ ব্যৱহাৰ হ'ল।

(চ) মাগধীৰ বাহিৰে অন্য প্ৰাকৃতত 'ষ'-ৰ ঠাইত 'জ'-ৰ ব্যৱহাৰ হ'ল।

(ছ) অনুস্থাৰৰ বাহিৰে সমস্ত পদান্ত ব্যঞ্জনৰ লোপ হ'ল।

(জ) সংযুক্ত ব্যঞ্জন আৰু পদান্ত অনুস্থাৰৰ পূৰ্বৰত্তী দীৰ্ঘস্বৰ হুস্ব হ'ল।

(ঝ) পদান্ত 'অ'-কাৰৰ পাছৰ বিসৰ্গ 'ও' - কাৰ অথবা 'এ'-কাৰ হ'ল; অন্য স্বৰৰ পাছত বিসৰ্গ লুপ্ত হ'ল।

(ঞ) প্ৰাকৃতত ৰেফ্ৰ (') প্ৰয়োগ নাই। কোনা বৰ্ণত রেফ্ থাকিলে সেই ৰেফ্ লুপ্ত হয় আৰু বৰ্ণটো দ্বিত্তী হয়।

(ট) দণ্ড্যবৰ্ণৰ মুৰ্ধন্যীভৱন আৰু তালবীভৱনৰ প্ৰণতাই দেখা দিলে।

(ঠ) বৈদিক-সংস্কৃতৰ সংযুক্ত ধ্বনিবোৰ প্ৰাকৃতত অধিকাংশ ক্ষেত্ৰতে সৰল হৈব্যৱহাৰ হ'ল; সংযুক্ত ব্যঞ্জনবোৰ সৰল হৈপ্ৰয়োগ হোৱাৰ যি বৈশিষ্ট্যই দেখা দিলে সিয়ে বৈদিক-সংস্কৃতৰ পৰা প্ৰাকৃত ভাষাক প্ৰধানকৈ পৃথক কৰি তুলিলে। শব্দৰ আদিৰ সংযুক্ত ব্যঞ্জনবোৰ একক হৈ দেখা দিলে; শব্দৰ মাজৰ সংযুক্ত ব্যঞ্জনবোৰ সমীভৱন আৰু স্বৰভক্তিৰ দ্বাৰা সৰল হৈপ্ৰয়োগ হ'ল।

(ড) শব্দৰ আদিৰ বা মাজৰ 'ক্ষ' ধ্বনি 'ছ', 'চ' বা 'ক্খ' লৈ ৰূপান্তৰিত হ'ল।

(২) ৰূপগত :

বৈদিক-সংস্কৃতৰ শব্দৰূপ, ধাতুৰূপৰ জটিলতা আৰু বৈচিত্ৰ্য প্ৰাকৃতত নাইকিয়া হৈ পৰিল।
ৰূপতত্ত্বগত প্ৰধান বৈশিষ্ট্য কেতবোৰ হ'ল :

(ক) প্ৰাকৃতত পদান্ত ব্যঞ্জন লোপৰ ফলত অধিকাংশ শব্দই স্বৰান্ত হ'ল আৰু পদান্ত ব্যঞ্জন লোপ পোৱাৰ ফলত পুংলিংগ আৰু ক্লীৱলিংগৰ প্ৰভেদ লুপ্ত হ'ল।

(খ) পুংলিংগৰ অন্তৰ্গত শব্দবিলাকক আকৃতি নিৰ্বিশেষে অ-কাৰান্ত শব্দৰূপৰ দৰে ৰূপ কৰাৰ এক বিশেষ প্ৰণতাই দেখা দিলে।

(গ) দ্বিচন সম্পূৰ্ণ লোপ পালে আৰু তাই ঠাই ললে বহুবচনে।

(ঘ) বিভিন্ন বিভক্তিৰ চিনবিলাক একাকাৰ হ'ল। চতুৰ্থী আৰু পঞ্চমীৰ একবচন প্রায় লুপ্ত হ'ল; দ্বিতীয়া আৰু ষষ্ঠী বিভক্তিৰ দ্বাৰা চতুৰ্থীৰ, তৃতীয়া আৰু সপ্তমীৰ দ্বাৰা পঞ্চমীৰ অৰ্থ বুজোৱা হ'ল।

(ঙ) সকলো ধাতুৰ কৰণ 'ভাদিগণীয়' ধাতুৰ দৰে ৰূপ কৰাৰ লক্ষণে আত্মপ্ৰকাশ কৰিলে; ক্ৰিয়াকৰ্পত দ্বিচনৰ লুপ্ত হ'ল। আত্মনেপদ আৰু পৰৈস্মাপদৰ মাজত পৰম্পৰাপদ ৰক্ষিত হ'ল; আত্মনেপদ প্রায় উঠি গ'ল। এক মূলৰ পৰা একাধিক নতুন ধাতুৰ উৎপত্তি হ'ল; যেনে— √ বাদ > বাজ, বাত।

(৩) শব্দগত :

শব্দের ক্ষেত্রতো প্রাকৃতত অনেক অভিনরত্বই দেখা দিলে। বৈদিক-সংস্কৃতৰ অশ্ব, শণ, বৃষ, বোহিত, সহস, উদক আদি শব্দ যথাক্রমে ঘোটক, কুকুৰ, বন্ত, বল, জল হ'ল। তদুপৰি $\sqrt{অ}$, $\sqrt{যজ}$, $\sqrt{বিজ}$, $\sqrt{হন}$ আদি বিভিন্ন ধাতু যথাক্রমে $\sqrt{খাদ}$, $\sqrt{পুজয়}$, $\sqrt{কম্প}$, $\sqrt{মারয়}$ আদি হিচাপে ৰূপ ল'লেহি। সংস্কৃতৰ লগত কোনো সম্মত নথকা অনেক শব্দ প্রাকৃতত পোৱা যায়,— যিবোৰক প্রাকৃত বৈয়াকৰণিকে ‘দেশী’ শব্দ বুলি উল্লেখ কৰিছে। এনে কিছুমান শব্দ হ'ল : জূৰসু, হলহল, ছেআহিং, উঅহ, ছইল্ল, হলবোলো, হক্কাবিঅ, টিল্ল, চঙ্গ, বিটালিণী, টেংটা, টপ্পৰ, সিহণ, লংগিম, খড়কিআ, চল্লি, মহল্ল, মৰট্টো ইত্যাদি। এনে শব্দবোৰ বিভিন্ন আৰ্য্যেতৰ ভাষাৰ পৰা গৃহীত বুলি অনুমান কৰিব পাৰি।

এনেদৰে বৈদিক-সাংস্কৃতৰ অনেক ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক পৰিৱৰ্তন ঘটি, লগতো শব্দৰ ক্ষেত্রতো অভিনৱত্বৰ সূচনা হৈ প্রাকৃত ভাষাবোৰৰ সূচনা হয়। এইবোৰ এফালে যিদৰে প্রাকৃত ভাষাৰ বৈশিষ্ট্য, আনফালে এইবোৰ বৈদিক-সংস্কৃতৰ পৰা প্রাকৃতক পৃথক কৰি তোলাৰো নিৰ্দৰ্শন। এই পৰিৱৰ্তনসমূহ হঠাতে বা একেসময়তে হোৱা নাছিল; জনসাধাৰণৰ বাক্ভঙ্গীত দীৰ্ঘকাল জুৰি বিক্ষিপ্ত ভাৱে ধীৰে ধীৰে আত্মপ্ৰকাশ কৰি উঠিছিল। আদি-প্রাকৃতৰ কালছোৱাত অৰ্থাৎ খ্রীষ্টপূৰ্ব ষষ্ঠ শতাব্দীৰ পৰা খ্রীষ্টিয় প্ৰথম শতাব্দীৰ ভিতৰত ধ্বনি বা ৰূপৰ যি পৰিবৰ্তনসমূহে আত্মপ্ৰকাশ কৰিছিল সেইবোৰেই পৰৱৰ্তী কালছোৱাত অৰ্থাৎ মধ্য-প্রাকৃতৰ যুগত অধিক স্পষ্ট হৈ পৰিছিল।